

Total number of printed pages-4

3 (Sem-1/CBCS) BOT HG/RC

2023

BOTANY

(Honours Generic/Regular)

Paper : BOT-HG-1016/RC-1016

[*Biodiversity (Microbes, Algae, Fungi and Archegoniate)*]

Full Marks : 60

Time : Three hours

The figures in the margin indicate full marks for the questions.

1. Answer the following questions : $1 \times 7 = 7$

তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা :

(a) What is Parasexuality ?

অপলৈংগিক কি ?

(b) *Rhizobium* fix nitrogen with the help of enzyme _____.

_____ উৎসেচকৰ দ্বাৰা ৰাইজ'বিয়ামে নাইট্ৰজেন
ধাৰণ কৰে।

Contd.

- (c) *Mycrocystis* is a _____ freshwater cyanobacteria.

Mycrocystis এবিধ _____ সাধাৰণ পানীত হোৱা নীলা হৰিৎ শেলাই।

- (d) Who is called father of Phycology ?

Phycologyৰ জনক কাক কোৱা হয় ?

- (e) What are the types of rhizoids found in *Marchantia* ?

*Marchantia*ত কি কি ধৰণৰ বাইজ'য়ড পোৱা যায়।

- (f) What is vascular cryptogams ?

সংবহনীয় সমাঙ্গদেহী কি ?

- (g) Coralloid root is found in _____.

Coralloid শিপা _____ ত বিকাশ হয়।

2. Answer the following questions : $2 \times 4 = 8$

তলৰ প্ৰশ্নৰ উত্তৰ লিখা :

- (a) Mycelium

সূত্ৰপুঁজি

- (b) Endospore

অন্তৰ বেণুস্তৰ

- (c) Archaebacteria

আৰ্কিবেটেৰিয়া

- (d) Write the scientific name of two antibiotic producing bacteria.

প্ৰতিজৈৰিক তৈয়াৰ কৰা দুবিধি বেট্টেৰিয়াৰ বৈজ্ঞানিক নাম লিখা।

3. Answer **any three** of the following questions :

$$5 \times 3 = 15$$

তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা :

- (a) Nutrition of fungi

ভেঁকুৰৰ পৰিপুষ্টি

- (b) Characters of archegoniate plant

স্ত্ৰী ধানীধৰ উত্তিদৰ বৈশিষ্ট্য

- (c) Sporophyte of *Funaria*

Funaria ৰ বেণুস্তৰী

- (d) Leptosporangiate and Eusporangiate fern

Leptosporangiate and Eusporangiate
চেকীয়া।

- (e) Economic importance of *Sphagnum*

Sphagnum ৰ অৰ্থনৈতিক গুৰুত্ব

4. Answer **any three** of the following questions :

$$10 \times 3 = 30$$

তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা :

- (a) What is bacteriophage ? Write detail about lysogenic and lytic cycle. $2+8=10$

ગુણવત્તા ફાળની વિલાસ દરમા ફળી।

ગુણવત્તા (ફાળના બેન્ટિના ફાળની વળી) ૩/૪૨૦૦/૧૮૫૪

Rhizopus. 3+7=10

ફુંગિ. Briefly describe the life cycle of

Write down the cell wall composition of

(f)

બાણી ફાળની વળી।

Endomyorrhiza ફો? એલ્યુફના કાંઠાંબેની

2+8=10

on economic importance oflichene.

What is endomyorrhiza? Write a note

(e)

ગુણવત્તા જીવિતા લિંગ (ફલો) કાંઠાંબા દરમા ફળી।

ગુણવત્તા જીવિતા બાણીની ગાંભીર્યા વળી। બાણીની

4+6=10

describe the anatomy of *Pinus* needle.

of the class coniferophyta. Draw and

write down the characteristic features

(d)

ફળી।

Vaccinia કાંઠાંબા ફાળની ફોળી દરમા ફળી।

Vaccinia with suitable diagram.

Describe about sexual reproduction in

(c)

ગાંભીર્યા કાંઠાંબા ફાળની વળી।

reproduction in bacteria.

Write an explanatory note on sexual

(b)

જીવાંદી બાળ ફાળની વળી।

ગુણવત્તા કા? (ગાંભીર્યા કાંઠાંબા ફો? હાંદું કાંઠાંબા